

1985  
অপর্ণা

শ্রীজগতচন্দ্র শইকীয়া প্রণীত

আৰু

প্রকাশিত :

মুদৈজান, ( যোৰহাট ) ১৯২৮ ।

প্রথম ভাৱণ ।

যোৰহাটৰ

দৰ্পণ প্ৰেচত

শ্ৰীটুনিবাম শৰ্মা বৰুৱাৰ দ্বাৰা ছপা কৰা হ'ল।

বেচ ১০০ হয় অন্য মাথোন।

